

1. CIS নং.		2.আবেদনৰ তাৰিখ		(ফটো)
3. JC কোড/শাখা		4. গ্ৰাহকৰ প্ৰকাৰ		
5. URN		6. প্ৰডাক্ট কোড		
7. আবেদন নং		8. জন গোট নং		
9.ঋণৰ পৰিমাণ		10. cKYC নং		

প্ৰাথমিক আবেদনকাৰীৰ তথ্য

1.প্ৰথম নাম		2. শেষৰ নাম	
3. জন্মৰ তাৰিখ (দিন-মাহ-বছৰ)		4. লিংগ	
5. বৈবাহিক স্থিতি		6. শিক্ষাৰ স্থিতি	
7. পিতৃৰ নাম		8. পতি/পত্নীৰ নাম	
9. প্ৰাথমিক Id		10. প্ৰাথমিক Id নং	
11. দ্বিতীয় Id		12. দ্বিতীয় Id নং	
13. মোবাইল নম্বৰ		14. ধৰ্ম	
15. জাতি		16. মাতৃ ভাষা	
17. প্ৰাথমিক ঠিকনা			
ঘৰ নং/পথ		গাওঁ/চহৰ	
ৰাজ্য		জিলা	
পিনকোড		লেণ্ডমাৰ্ক	
18. বৰ্তমানৰ ঠিকনা			
ঘৰ নং/পথ		গাওঁ/চহৰ/টাউন	
ৰাজ্য		জিলা	
পিনকোড		লেণ্ডমাৰ্ক	
19. নিয়োগৰ বিৱৰণ			
নিয়োগৰ প্ৰকৃতি		নিয়োগৰ প্ৰকাৰ	
জীৱিকাৰ বিৱৰণ		উদ্যোগৰ প্ৰকাৰ	
বিক্ৰীৰ মূল প্ৰডাক্ট বা সেৱা			
20. NCO জীৱিকা কোড/BSR কোড		21. আয়ৰ সঘনতা	
22. পৰিয়ালৰ সদস্যৰ মুঠ সংখ্যা		23. বৰ্তমানৰ বাসস্থানৰ বছৰ	
24. বৰ্তমানৰ গাওঁ/টাউনৰ বাসকৰা বছৰ		25. বাসস্থানৰ মালিকীস্বৰ্ত	
26. গৃহৰ প্ৰকাৰ		27. বীমা লোৱা হৈছে	
28. ঋণৰ উদ্দেশ্য		29. মাহেকীয়া ঘৰুৱা আয়	
30. শেষ ব্যৱহাৰৰ কাৰ্য্যকলাপ		31. জাতীয়তা	

গ্ৰাহকৰ তথ্য (গেৰাণ্টৰ)

1. নাম		2. জন্মৰ তাৰিখ		(ফটো)
3. লিংগ		4. মাতৃ ভাষা		
5. শিক্ষাৰ স্থিতি		6. বৈবাহিক স্থিতি		
7. প্ৰাথমিক Id		8. প্ৰাথমিক Id নং		
9. দ্বিতীয় Id		10. দ্বিতীয় Id নং		
11. PCৰ সৈতে সম্পৰ্ক		12.প্ৰমাণ IDৰ সম্পৰ্কৰ ধৰণ		

13. পিতৃ/জীৱনসংগীৰ নাম		14. মোবাইল নম্বৰ	
15. ঠিকনাৰ বিৱৰণ		গাওঁ/চহৰ/টাউন	
ঘৰ নং/পথ		জিলা	
ৰাজ্য		লেণ্ডমাৰ্ক	
পিনকোড			
16. নিয়োগৰ বিৱৰণ		উদ্যোগৰ প্ৰকাৰ	
নিয়োগৰ প্ৰকৃতি		নিয়োগৰ প্ৰকাৰ	
বিক্ৰীৰমূল প্ৰডাক্ট বা সেৱা			
জীৱিকাৰ বিৱৰণ			
17. BSR কোড		18. আয়ৰ সঘনতা	
19. জাতীয়তা			

বেংক বিৱৰণ

1. বেংকৰ নাম		2. A/c নম্বৰ	
3. হিতাধিকাৰীৰ নাম		4. বেংক শাখা	

কৃষি সম্পৰ্কীয় বিৱৰণ

1. আপোনাৰ কৃষি ভূমি আছেনে		2. কৃষি ভূমিৰ পৰিমাণ একৰত	
3. কৃষকৰ শ্ৰেণী		4. কৃষিজনিত কাৰ্য্যকলাপ	
5. কৃষি ভূমিৰ গৰাকী		6. পশুপালন ইউনিটৰ সংখ্যা	

ঘোষণা

- মই/আমি ইয়াৰ দ্বাৰা ঘোষণা কৰোঁ যে মই/আমি এই আবেদন প্ৰ-পত্ৰত জন স্মল ফাইনেঞ্চ বেংক ("বেংক")ক প্ৰদান কৰা সকলো বিৱৰণ আৰু তথ্য (যিকোনে আয়কে ধৰি)সকলো দিশৰে পৰা সত্য, শুদ্ধ, সম্পূৰ্ণ আৰু শেহতীয়া। মই/আমি কোনো তথ্য গোপনে ৰখা নাই।
- মই/আমি আৰু স্বীকাৰ কৰোঁ যে এই সন্দৰ্ভত আন যিকোনো উৎসৰ পৰা যিকোনো তথ্য বিচৰাৰ বেংকৰ অধিকাৰ আছে। মই/আমি বুজি পাওঁ যে ওপৰত উল্লেখ কৰা সকলো তথ্যই বেংকে নিজৰ একমাত্ৰ বিবেচনা অনুসৰি মোক/আমাক প্ৰদান কৰাৰ সিদ্ধান্ত ল'ব পৰা যিকোনো সুবিধাৰ ভিত্তি গঠন কৰিব।
- বেংকৰ প্ৰতিনিধি বা বেংকৰ কোনো বিষয়াই মোৰ/আমাৰ ঋণৰ আবেদন প্ৰক্ৰিয়াকৰণৰ বাবে যিকোনো ধৰণৰ মাধ্যমেৰে মোৰ/আমাৰ পৰা কোনো ধৰণৰ নগদ ধন বা চেক বা কোনো ধন সংগ্ৰহ কৰা নাই।
- মই/আমি বেংকে প্ৰয়োজনীয় বুলি বিবেচনা কৰা এই আবেদন প্ৰ-পত্ৰত থকা তথ্যৰ সৈতে জড়িত প্ৰসংগ আৰু অনুসন্ধান কৰিবলৈ বেংক বা ইয়াৰ এজেণ্টসকলকো অনুমোদন দিওঁ।
- মই/আমি বুজি পাওঁ যে বেংকে দাখিল কৰা এই ঋণৰ আবেদন প্ৰ-পত্ৰ নাকচ কৰাৰ অধিকাৰ সংৰক্ষিত ৰাখিছে আৰু আবেদনৰ সৈতে দাখিল কৰা ফটো আৰু নথি-পত্ৰ ৰখাৰ অধিকাৰ সংৰক্ষিত ৰাখিছে আৰু এইবোৰ ঘূৰাই দিয়া নহ'ব। যদিহে প্ৰস্তাৱ নাকচ কৰা হয়/বিবেচিত নহয় তেন্তে একেটাৰ কাৰণসমূহ আবেদনকাৰীক জনোৱা হ'ব।
- মই / আমি নিশ্চিত কৰোঁ যে ধন কেৱল উল্লেখিত উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰা হ'ব আৰু কোনো আনুমানিক বা কোনো অসামাজিক উদ্দেশ্যত ব্যৱহাৰ কৰা নহ'ব।
- আমি সময়ে সময়ে বেংকে নিৰ্ধাৰণ কৰা প্ৰক্ৰিয়াকৰণ, সেৱা, নথিপত্ৰৰ চাৰ্জ আদি বহন কৰাৰ প্ৰতিশ্ৰুতি দিওঁ।
- মই/আমি বেংকক প্ৰয়োজ্য হ'ব পৰা যিকোনো মাচুল, চাৰ্জ, সুত আদিৰ বাবে বেংকত থকা মোৰ চেভিংছ বেংক একাউণ্টৰ পৰা ডেবিট কৰিবলৈ কৰ্তৃত্ব দিওঁ।
- মই/আমি বেংকে লোৱা সুতৰ হাৰৰ বিষয়ে জ্ঞাত।
- মোৰ/আমাৰ আৰু বেংকৰ মাজত কাৰ্য্যকৰী হ'ব পৰা ঋণ চুক্তিৰ চৰ্ত আৰু নিয়মৰ দ্বাৰা মই/আমি বান্ধ খাম।
- মই/আমি এই কথাত সন্মত আৰু বুজোঁ যে বেংকে কোনো কাৰণ নিৰ্ধাৰণ নকৰাকৈ আৰু নিজৰ অধিকাৰ, প্ৰতিকাৰ আৰু সুৰক্ষা বলবৎ নকৰাকৈ যিকোনো সময়তে সম্পূৰ্ণ ঋণ/অগ্ৰিম ধন ঘূৰাই বিচৰাৰ অধিকাৰ থাকিব।
- মই ইয়াৰ দ্বাৰা বেংকক মোক/আমাক জাননী অবিহনে, আবেদন প্ৰ-পত্ৰ(সমূহ)ত মোৰ/আমাৰ দ্বাৰা প্ৰদান কৰা তথ্য/ব্যৱহৃত সুবিধাসমূহৰ সম্পৰ্কত নিষ্পাদন কৰা/ নিষ্পাদন কৰিবলগীয়া সম্পৰ্কীয় নথিপত্ৰসমূহ বেংকৰ পৰা মোৰ/আমাৰ দ্বাৰা বেংকৰ অন্যান্য শাখা/ সহযোগী কোম্পানী/ সংযুক্ত প্ৰতিষ্ঠান/ ক্ৰেডিট ব্যুৰো/ ৰেটিং এজেন্সী/সেৱালৈ তথ্য পৰীক্ষণ, ঋণৰ বিপদ বিশ্লেষণ, বা বেংকে উপযুক্ত বুলি ভবা অন্যান্য আনুষংগিক উদ্দেশ্যৰ বাবে প্ৰদানকাৰী, বেংক/বিত্তীয় প্ৰতিষ্ঠান, চৰকাৰী / নিয়ন্ত্ৰণ কৰ্তৃপক্ষ বা তৃতীয় পক্ষক প্ৰকাশ কৰিবলৈ অনুমোদন আৰু সন্মতি দিওঁ।
- একাউণ্ট খোলাৰ উদ্দেশ্যে মোৰ/আমাৰ পৰিচয়/ঠিকনা প্ৰমাণ প্ৰতিষ্ঠা কৰাৰ বাবে মোক/আমাক বেংকে বিভিন্ন বিকল্প প্ৰদান কৰিছে আৰু মই/আমি স্বেচ্ছাই মোৰ/আমাৰ আধাৰ বেংকত জমা দিছোঁ।
- বেংকে দ্ৰুত সঁহাৰি (QR) সংহিতাৰ জৰিয়তে বা UIDAI বা আন কোনো আইনে সময়ে সময়ে নিৰ্ধাৰণ কৰা অন্য পদ্ধতিৰে আধাৰৰ সত্যতা প্ৰমাণীকৰণ কৰাৰ ক্ষেত্ৰত মোৰ/আমাৰ কোনো আপত্তি নাই।
- মই/আমি আধাৰ নম্বৰ, আধাৰ/পৰিচয়ৰ তথ্য যিকোনো উদ্দেশ্যৰ বাবে UIDAI, ED, NPCI, CKYC, KRA, CERSAI আৰু অন্য কোনো কৰ্তৃপক্ষ বা নিয়ন্ত্ৰণকাৰী সংস্থাৰ সৈতে বা আইনৰ প্ৰয়োজনীয়তা অনুসৰি ব্যৱহাৰ/বিনিময় বা ভাগ-বতৰা কৰিবলৈ সন্মতি দিওঁ।
- মই/আমি মোৰ বাসস্থান/নিয়োগ/বৃত্তি/পঞ্জীয়নভুক্ত মোবাইল নং আৰু ইমেইল আইডি আৰু এই সন্দৰ্ভত বেংকে প্ৰয়োজনীয় অন্য যিকোনো তথ্য পৰিৱৰ্তনৰ সন্দৰ্ভত বেংকক অৱগত কৰাৰ প্ৰতিশ্ৰুতি দিছোঁ। মই/আমি স্বীকাৰ কৰোঁ যে বেংকে নিজৰ একমাত্ৰ বিবেচনা অনুসৰি যিকোনো তৃতীয় পক্ষৰ সংস্থাক যিকোনো কাৰ্য্যকলাপ নিযুক্তি দিয়াৰ অধিকাৰ থাকিব।
- মই/আমি নিশ্চিত কৰোঁ যে ওপৰত উল্লেখ কৰা মোবাইল নম্বৰটো মোৰ/মোৰ গেৰাণ্টৰ হাতত আছে আৰু আন কোনো তৃতীয় পক্ষই ব্যৱহাৰ কৰা নাই। মই/আমি বেংকৰ কৰ্মচাৰী/ইয়াৰ অনুমোদিত অংশীদাৰ/সংযুক্তসকলক যিকোনো লেনদেনৰ সত্যতা পৰীক্ষা কৰাৰ বাবে, বেংকে উপযুক্ত বুলি বিবেচনা কৰা আৰু ই-মেইল/ SMS /ফোন কলৰ জৰিয়তে বেংকৰ সামগ্ৰী আৰু সেৱাসমূহৰ সৈতে জড়িত তথ্য প্ৰদানৰ বাবে মোৰ/আমাৰ সৈতে যোগাযোগ কৰিবলৈ অনুমোদন দিওঁ। এই সন্মতি NDCৰ যিকোনো পঞ্জীয়নক উলংঘন কৰিব।
- মই/আমি ইয়াৰ দ্বাৰা ঘোষণা কৰিছোঁ যে আমাৰ কোনো ঘনিষ্ঠ আত্মীয় বেংক বা অন্য বেংকৰ সঞ্চালক নহয়।

19. ঋণ পৰিশোধ কৰাত বা ইয়াৰ সূত বা ঋণৰ কোনো চুক্তিবদ্ধ কিস্তিৰ পৰিশোধৰ ক্ষেত্ৰত মোৰ/আমাৰ দ্বাৰা নিৰ্ধাৰিত তাৰিখ(সমূহ)ত ঋণ পৰিশোধ নকৰাৰ ক্ষেত্ৰত বেংক আৰু/বা RBI ৰ মোৰ/আমাৰ নাম/নামসমূহ ডিফল্টকাৰী / ইচ্ছাকৃতভাৱে ডিফল্টকাৰী হিচাপে প্ৰকাশ কৰাৰ অযোগ্যতাৰ অধিকাৰ আৰু বেংক বা RBI-এ তেওঁলোকৰ নিৰপেক্ষ বিবেচনা অনুসৰি উপযুক্ত বুলি ভবা মাধ্যমেৰে প্ৰকাশ বা প্ৰকাশ কৰাৰ অধিকাৰ থাকিব।
20. মই/আমি বুজো যে মোৰ/আমাৰ দ্বাৰা স্বেচ্ছাই বাছি লোৱা বীমাৰ সম্পৰ্কীয় দাবীসমূহ বীমা কোম্পানীটোৰ একমাত্ৰ বিবেচনা অনুসৰি কৰা হ'ব আৰু ইয়াৰ বাবে বেংক বা ইয়াৰ বিষয়াসকল কোনো কাৰণতে দায়বদ্ধ নহয়।
21. মই/আমি নিশ্চিত কৰোঁ যে মোৰ/আমাৰ বিৰুদ্ধে কোনো ধৰণৰ দেউলীয়া ঘোষণাৰ কাৰ্য্যবিধি আৰম্ভ কৰা হোৱা নাই আৰু মই/আমাক কেতিয়াও দেউলীয়া(সকল) ৰূপে নিৰ্ধাৰিত হোৱা নাই।
22. মই/আমি লগতে স্বীকাৰ কৰোঁ যে মই/আমি মোৰ/আমাৰ দ্বাৰা বাছি লোৱা JLG ঋণ পৰিচালনা কৰা এই চৰ্ত আৰু নিয়মসমূহ পঢ়িছো, বুজিছো আৰু গ্ৰহণ কৰিছো।
23. মই/আমি বুজো যে মই/আমি ঋণৰ কাৰ্যকালৰ সমান সময়ৰ বাবে অনুমোদিত ঋণৰ পৰিমাণৰ বিপৰীতে মোৰ নিজৰ বা মোৰ জীৱনসংগী বা আমাৰ দুয়োৰে বীমা কৰিবলৈ বাছি ল'ব পাৰো। বীমা প্ৰিমিয়াম, যদি বাছনি কৰা হয়, তেন্তে বিতৰণৰ সময়ত অনুমোদিত ধনৰ পৰা সেই অনুসৰি (নিকটতম ওপৰৰ 100 গুণিতক ৰাউণ্ড কৰা) কৰ্তন কৰা হ'ব আৰু বাকী ধন মোক/আমাক ঘূৰাই দিয়া হ'ব।
24. মই/আমি জানো যে বীমাৰ কাৰ্যকাল ঋণৰ কাৰ্যকালৰ সৈতে জড়িত আৰু বীমা কৰা ধনে সমগ্ৰ ঋণৰ পৰিমাণ সামৰি লয়।
25. মই/আমি জানিব বিচাৰ লগতে বেংকৰ বিভিন্ন ঋণ প্ৰস্তাৱ আঁচনি বা ঋণ প্ৰচাৰমূলক কাৰ্য্যকলাপ বা আন যিকোনো প্ৰচাৰ আঁচনিৰ সুবিধাসমূহ লাভ কৰিব বিচাৰো আৰু ইয়াৰ দ্বাৰা বেংক, ইয়াৰ কৰ্মচাৰী, এজেণ্ট, প্ৰতিনিধি আৰু সহযোগীসকলক তেনে কৰিবলৈ অনুমোদন দিম। মই নিশ্চিত কৰোঁ যে ভাৰতীয় টেলিকম ৰেগুলেটৰীয়ে নিৰ্ধাৰণ কৰা "ৰাষ্ট্ৰীয় ফোন নকৰিব পঞ্জীয়ন"ত উল্লেখ কৰা অনুচিত যোগাযোগৰ সম্পৰ্কত থকা আইনসমূহ বেংক, ইয়াৰ প্ৰতিনিধি, এজেণ্টৰ পৰা লাভ কৰা এনে যোগাযোগ/ কল/ SMSৰ বাবে প্ৰযোজ্য নহ'ব।
26. মই/আমি বেংকক মোৰ দ্বাৰা দাখিল কৰা আবেদন/অন্য প্ৰাসংগিক নথিপত্ৰ CERSAI ত দাখিল কৰিবলৈ অনুমোদন দিওঁ।
27. ওপৰৰ পঞ্জীয়নভুক্ত নম্বৰ/ইমেইল ঠিকনাত SMS /মেইলৰ জৰিয়তে কেন্দ্ৰীয় KYC পঞ্জীয়নৰ পৰা তথ্য লাভ কৰিবলৈ মই/আমি ইয়াৰ দ্বাৰা মোৰ সন্মতি প্ৰদান কৰোঁ।
28. মই/আমি বেংকক CIBIL বা অন্য কোনো ক্রেডিট ৰেটিং এজেন্সীৰ সৈতে মোৰ/আমাৰ ক্রেডিট ইতিহাস পৰীক্ষণ কৰিবলৈ অনুমোদন দিওঁ আৰু স্বীকাৰ কৰোঁ যে মোক/আমাৰ দ্বাৰা প্ৰদান কৰা তথ্য নিশ্চিত কৰাৰ বাবে বেংকৰ ৰাজহুৱা ডেমেইনত উপলব্ধ তথ্যৰ পৰা তদন্ত কৰাৰ অধিকাৰ আৰু কৰ্তৃত্ব থাকিব।
29. মই/আমি জন স্মল ফাইনেঞ্চ বেংকত একাউণ্ট/টাৰ্ম ডিপ'জিট (ফিক্সড ডিপ'জিট) খোলাৰ চৰ্ত আৰু চাৰ্জৰ সূচী আৰু ATM / ডেবিটকে ধৰি বিভিন্ন সেৱাৰ সৈতে জড়িত চৰ্তসমূহ পঢ়ি বুজি পাইছো, কিন্তু ইয়াৰ মাজতে সীমাবদ্ধ নহয়, তলত উল্লেখ কৰা কাৰ্ড / নেট বেংকিং/ ফোন বেংকিং/জন নগদ ধনৰ ৱালেট আৰু অধিক বিশদভাৱে উল্লেখ কৰাসমূহ আৰু ইয়াৰ দ্বাৰা বান্ধ খাই থাকিবলৈ সন্মত হৈছোঁ, যদিহে একাউণ্ট খোলা হয়।
30. মই/আমি বুজো যে মোৰ/আমাৰ ঋণৰ আবেদন প্ৰক্ৰিয়াকৰণৰ বাবে বেংকে মোৰ/আমাৰ নামত এটা চেভিংছ একাউণ্ট খুলিব পাৰে। মই/আমি ইয়াৰ দ্বাৰা ঘোষণা কৰোঁ যে যদি মোৰ/আমাৰ আবেদন কোনো কাৰণত বেংকে নাকচ কৰে, তেন্তে বেংকে মোক/আমাক কোনো ধৰণৰ অৱগত নকৰাকৈ বা মোৰ/আমাৰ পৰা অধিক সন্মতি অবিহনে পূৰ্বতে উল্লেখ কৰা সঞ্চয় একাউণ্টটো বন্ধ কৰাৰ অধিকাৰ থাকিব।
31. মই ইয়াৰ দ্বাৰা ঘোষণা কৰিছো যে মোক দিবলগীয়া ঋণৰ সমগ্ৰ প্ৰক্ৰিয়া আৰু কাৰ্ড ব্যৱহাৰৰ বিষয়ে JFSB-ৰ বিষয়া মিষ্টাৰ/মিচেছ.-এ (গ্ৰাহকে কোৱা/বুজা ভাষাৰ নাম লিখক) মোৰ মই কোৱা/বুজি পোৱা ভাষাত জনাইছে আৰু মই একেখিনি কথাকে সম্পূৰ্ণৰূপে অৱগত হওঁ। মোক প্ৰদান কৰা ঋণৰ চৰ্ত আৰু নিয়মবোৰো বুজি পাইছো আৰু একেটাৰ প্ৰমাণ হিচাপে মোৰ স্বাক্ষৰ/বাওঁহাতৰ বুঢ়া আঙুলিৰ চিহ্নটো চাবন্ধাইব কৰিছো। মই ইয়াৰ দ্বাৰা জন স্মল ফাইনেঞ্চ বেংকক মোৰ ঋণৰ পৰিমাণ প্ৰিপেইড কাৰ্ড /নগদ ধনৰ জৰিয়তে প্ৰদান কৰিবলৈ অনুমোদন জনাইছো।
32. "মই/আমি নিশ্চিত কৰিছো যে জীৱন বীমা কভাৰৰ বাবে জন স্মল ফাইনেঞ্চ বেংক লিমিটেডক জাৰি কৰা মাষ্টাৰ পলিচিৰ অধীনত মোক/আমাক অফাৰ কৰা জীৱন বীমা সামগ্ৰীৰ বিষয়ে বুজাই দিয়া হৈছে। মই/আমি স্বীকাৰ কৰোঁ আৰু বুজো যে বীমা কভাৰ কেৱল ঋণৰ পৰিমাণ প্ৰদান কৰাৰ পিছতহে আৰম্ভ হ'ব। মই/আমি আৰু নিশ্চিত কৰোঁ যে প্ৰিমিয়ামৰ দিশত কোনো ধৰণৰ ধন, সম্পূৰ্ণ বা আংশিকভাৱে মোৰ দ্বাৰা ফিল্ডত নগদ ধনেৰে কৰা হোৱা নাই। মই/আমি ইয়াৰ দ্বাৰা ওপৰৰ ঘোষণাৰ ভিত্তিত প্ৰস্তাৱ প্ৰ-পত্ৰ আৰু স্বীকৃতি প্ৰ-পত্ৰ কাৰ্য্যকৰী কৰিম।
33. ওপৰত ঘোষণাকৰা নাম/জন্মৰ তাৰিখ (যদি আছে) KYC নথিপত্ৰত থকা মোৰ নাম আৰু জন্মৰ তাৰিখৰ সৈতে মিল নাই। মই ঘোষণা কৰোঁ যে তলৰ নথিখনত উল্লেখ কৰা মোৰ নাম/জন্মৰ তাৰিখ শুদ্ধ আৰু ঋণৰ নথিপত্ৰৰ বাবেও একেখিনি কথা বিবেচনা কৰিবলৈ JFSBক অনুৰোধ কৰিছো।

1. প্ৰাথমিক KYC নথিপত্ৰ / KYC
2. দ্বিতীয় KYC নথিপত্ৰ/ KYC

ঋণগ্ৰহণকাৰীৰ স্বাক্ষৰ/টিপচহী

স্থানীয় ঘোষণা

মই নিশ্চিত কৰিছো যে সহ আবেদনকাৰী/গেৰাণ্টাৰ (নিৰক্ষৰ সহ-আবেদনকাৰী/গেৰাণ্টাৰৰ নাম) যিসকলক সহ-আবেদনকাৰী/গেৰাণ্টাৰ বুলি গণ্য কৰা হয়, তেওঁলোক নিৰক্ষৰ(লোক) আৰু তেওঁলোকক ঋণৰ প্ৰক্ৰিয়া আৰু প্ৰাথমিক গ্ৰাহকক বিতৰণ কৰা ঋণৰ পৰিমাণৰ বিষয়ে বুজাই দিয়া হৈছে আৰু দুয়োজনেই ঋণগ্ৰহণকাৰী আৰু সহ-আবেদনকাৰী/গেৰাণ্টাৰ হিচাপে জন স্মল ফাইনেঞ্চ বেংক লিমিটেডৰ লেনদেনৰ বিষয়ে/তেওঁলোকৰ দায়িত্ব বুজি পাইছে আৰু তেওঁলোকৰ LTM ইয়াৰ অধীনত মোৰ দ্বাৰা যথাযথভাৱে সংলগ্ন কৰা হৈছে। আন স্বাক্ষৰ সদস্য(সকলো)ও প্ৰাথমিক গ্ৰাহক/সহ-আবেদনকাৰীসকলো গোট কাৰ্য্যক্ষমতা আৰু ঋণৰ পৰিমাণ ব্যাখ্যা কৰিছে আৰু এই সম্পৰ্কে পোৱা ঘোষণা তলত দিয়া হৈছে।

ঘোষণাকাৰী গোট সদস্যসকলৰ নাম

ঋণগ্ৰহণকাৰীৰ স্বাক্ষৰ/টিপচহী

অকাৰ্য্যকৰী আৰু নিষ্ক্ৰিয় একাউণ্ট সক্ৰিয়কৰণ অনুৰোধ (কেৱল K2 বা L2 গ্ৰাহকৰ বাবে)

মই/আমি নিশ্চিত কৰোঁ যে মই/আমি মোৰ/আমাৰ ওপৰৰ একাউণ্ট নং: _____ ইয়াত উল্লেখিত _____ ৰ বাবে পৰিচালনা কৰা নাই।
মই/আমি আপোনাক মোৰ/আমাৰ ওপৰৰ একাউণ্টটো সক্ৰিয় কৰিবলৈ অনুৰোধ জনালোঁ।

ঋণগ্ৰহণকাৰীৰ স্বাক্ষৰ/টিপচহী

গেৰাণ্টাৰ

অনুগ্রহ কৰি প্ৰযোজ্য কৰ আৱাসী ঘোষণাত টিক কৰক (যিকোনো এটা)*

মই/আমি ভাৰতৰ কৰ বাসিন্দা আৰু আন কোনো দেশৰ কৰ বাসিন্দা নহয় ☐ হয় ☐ নহয়

(যদি নহয়, তেন্তে পৃথক FATCA ঘোষণা প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব)

আয়কৰ নিয়ম, 1962ৰ অংশ হিচাপে কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব'ৰ্ডে 2015 চনৰ 7 আগষ্টত নিয়ম 114F ৰ পৰা 114H লৈ অধিসূচনা কৰিছে, যি নিয়ম অনুসৰি বেংকৰ দৰে ভাৰতীয় বিত্তীয় প্ৰতিষ্ঠানসমূহে অতিৰিক্ত ব্যক্তিগত, কৰ আৰু হিতাধিকাৰীৰ গৰাকীৰ তথ্য আৰু আমাৰ সকলো একাউণ্ট ধাৰীৰ পৰা কিছুমান বিশেষ তথ্যৰ প্ৰমাণপত্ৰ আৰু নথিপত্ৰবিচাৰিব লাগিব। প্ৰাসংগিক ক্ষেত্ৰত, তথ্যসমূহ একাউণ্টৰ পৰা উপযুক্ত ৰূপত ৰখা বা ইয়াৰ সৈতে জড়িত যিকোনো উপাৰ্জন নিশ্চিত কৰাৰ উদ্দেশ্যে কৰ কৰ্তৃপক্ষ / নিযুক্ত সংস্থা / ৰখা এজেন্টক অৱগত কৰিব লাগিব। যদি আপুনি প্ৰদান কৰা কোনো তথ্যত কোনো পৰিৱৰ্তন হয়, তেন্তে অনুগ্রহ কৰি আপুনি আমাক তৎকালীনভাৱে, অৰ্থাৎ 30 দিনৰ ভিতৰত জনোৱাটো নিশ্চিত কৰিব। যদি আপোনাৰ কৰ আৱাস সম্পৰ্কে কোনো প্ৰশ্ন আছে, তেন্তে অনুগ্রহ কৰি আপোনাৰ কৰ উপদেষ্টাৰ সৈতে যোগাযোগ কৰক। যদি আপুনি এজন আমেৰিকাৰ নাগৰিক বা বাসিন্দা বা গ্ৰীণ কাৰ্ডধাৰী, অনুগ্রহ কৰি আপোনাৰ আমেৰিকাৰ কৰ \$ পৰিচয় নম্বৰৰ সৈতে বিদেশীৰ তথ্য ক্ষেত্ৰত আমেৰিকা অন্তৰ্ভুক্ত কৰক। যদি আপুনি কৰ বাসিন্দা হোৱা দেশখনে এনে চিনাক্তকৰ্তা প্ৰদান কৰে তেন্তে TIN বা কাৰ্য্যকৰী সমতুল্য যোগান ধৰাটো বাধ্যতামূলক। যদি এতিয়াও কোনো TIN উপলব্ধ হোৱা নাই বা এতিয়াও দিয়া হোৱা নাই, তেন্তে অনুগ্রহ কৰি এটা ব্যাখ্যা কৰিব আৰু ইয়াক প্ৰ-পত্ৰৰ সৈতে সংলগ্ন কৰক। কোনো TIN উপলব্ধ হোৱা নাই বা এতিয়াও দিয়া হোৱা নাই, তেন্তে অনুগ্রহ কৰি এটা ব্যাখ্যা দিব আৰু ইয়াক প্ৰ-পত্ৰৰ সৈতে সংলগ্ন কৰক।

মই এই প্ৰ-পত্ৰৰ তথ্যৰ প্ৰয়োজনীয়তা বুজি পাইছোঁ (FATCA / CRS নিৰ্দেশনা আৰু চৰ্ত আৰু নিয়মৰ সৈতে পঢ়ি) আৰু ইয়াৰ দ্বাৰা নিশ্চিত কৰিছোঁ যে এই প্ৰ-পত্ৰত মোৰ/আমাৰ দ্বাৰা প্ৰদান কৰা তথ্য সত্য, শুদ্ধ আৰু সম্পূৰ্ণ আৰু ইয়াৰ দ্বাৰা একেখিনি স্বীকাৰ কৰিছোঁ।

তাৰিখ:

স্থান:

ঋণগ্ৰহণকাৰীৰ স্বাক্ষৰ/টিপচহী

মনোনয়ন (একাউণ্ট খোলাৰ বাবে মাত্ৰ এজন ব্যক্তিগত মনোনীত ব্যক্তিৰ অনুমতি)

☐ মই মনোনীত কৰিব বিচাৰোঁ ☐ মই মনোনীত কৰিব নিবিচাৰোঁ

বেংক জমা ধনৰ ক্ষেত্ৰত বেংকিং ৰেগুলেচন এক্ট, 1949ৰ ধাৰা 45 ZA আৰু বেংকিং কোম্পানী (মনোনয়ন) নিয়মাৱলী 1985ৰ নিয়মাৱলী 2 (1)ৰ অধীনত মনোনয়ন।

মই/আমি (নাম) (ঠিকনা) তলত দিয়াসকলক মনোনীত কৰোঁ

যিজন ব্যক্তিক মোৰ/আমাৰ/নাবালকৰ মৃত্যুৰ ক্ষেত্ৰত ওপৰৰ একাউণ্টত জমা ধনৰ পৰিমাণ জন স্মল ফাইনেঞ্চ বেংকৰ দ্বাৰা ঘূৰাই দিব পাৰিব
নাম ঠিকনা: প্ৰাথমিক আবেদনকাৰীৰ দৰেই ☐ যদি প্ৰাথমিক আবেদনকাৰীৰ পৰা পৃথক সৈতে সম্পৰ্ক জমাকাৰী, যদি
কোনো বয়স বছৰ মনোনীত ব্যক্তিৰ জন্ম তাৰিখ *মনোনীত ব্যক্তি নাবালক হোৱাৰ বাবে মই/আমি নিযুক্তি দিওঁ (নাম)
 নাবালকৰ সৈতে সম্পৰ্ক* ঠিকনা: প্ৰাথমিক আবেদনকাৰীৰ সৈতে একে ☐ যদি বেলেগ ৰ যি
মনোনীত ব্যক্তি নৱালক হোৱাৰ সময়ত মোৰ/ আমাৰ/ নাবালকৰ মৃত্যুৰ ক্ষেত্ৰত মনোনীত ব্যক্তিৰ হৈ জমা ধনৰ পৰিমাণ লাভ কৰিব।

মনোনীত ব্যক্তিৰ মোবাইল নম্বৰ

স্বাক্ষৰ/টিপচহী

গেৰাণ্টৰ

স্থান:

স্বাক্ষৰ:

*যদি মনোনীত ব্যক্তি নাবালক নহয় তেন্তে কাৰ্টি দিয়ক। ** যদি নাবালকৰ নামত একাউণ্ট খোলা হয়, তেনে ক্ষেত্ৰত মনোনয়ন পত্ৰত নাবালকজনৰ হৈ কাম কৰাৰ আইনগতভাৱে অধিকাৰী ব্যক্তিৰ স্বাক্ষৰ থাকিব লাগে। *** টিপচহীৰ ক্ষেত্ৰত মনোনয়ন পৰিশিষ্ট হিচাপে পূৰণ কৰিব লাগিব। **** মই মনোনয়নৰ সুবিধা বুজি পাইছোঁ, কিন্তু এতিয়াই মনোনয়ন দিব নিবিচাৰোঁ।